

## খোতবা জুমা

ছহেদেনা হজৰত আকদছ আন্নিৰুল মোমিনিন খলিফাতুল মছীহ পঞ্চম (আইঃ) যে ২০১৭

চনৰ ২৭ অক্টোবৰত লগু নৰ বায়তুল ফতুহ মছজিদত প্ৰদান কৰা জুমাৰ খোতবাৰ

সাৰাংশ

নিজৰ আধ্যাত্মিক প্ৰজ্ঞা বৃদ্ধি কৰা আৰু আধ্যাত্মিক জীৱণটোক উত্তম বনোৱা হ'ল ইছলামী শিক্ষাৰ মূল উদ্দেশ্য। সজ আমলৰ ক্ষেত্ৰত উন্নতি কৰা, পূন্য কাম কৰা, আৰু নেকি অৰ্জন কৰা এজন মুছলমানক প্ৰকৃত মোমিন বনাই দিয়ে সেয়া আমি সদায় ইয়াৰ বাবে চেষ্টা উচিত।

মনত ৰাখিবা আল্লাহ তায়লা নেকি অতিকৈ পছন্দ কৰে আৰু নিজৰ সৃষ্টি জীৱৰ সৈতে কৃপালু হৈ থাকিব বিচাৰে।

তাশ্বাহুদ তাউয আৰু ছুবা ফাতিহা পাঠৰ পিছত হযুৰ আনোৱাৰ (আইঃ) যে কয় যে, আল্লাহ তায়লা মোমিন সকলক কৈছে যে, তোমালোকে সদায় **فَاسْتَبِقُوا الْخَيْرَاتِ** ৰ ওপৰত দৃষ্টি ৰখা উচিত অৰ্থাৎ তোমালোকে নেকি অৰ্জনৰ প্ৰতিযোগিতা কৰা উচিত। আল্লাহ কৈছে যে **الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ ۖ أُولَٰئِكَ هُم خَيْرُ الْبَرِيَّةِ** অৰ্থাৎ নিশ্চয় সেই লোক সকল, যি সকলে ঈমান স্থাপন কৰিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই উত্তম শ্ৰেণীৰ জীৱ। হজৰত মছীহ মাওউদ (আঃ) যে এই বিষয়ে বৰ্ণনা কৰিছে যে, মানুহে নিজৰ দায়িত্ব পালন কৰা উচিত আৰু নেক আমলত উন্নতি সাধন কৰা প্ৰয়োজন। সজ আমলৰ ক্ষেত্ৰত উন্নতি কৰা, নেক কাম কৰা আৰু নেকি অৰ্জনে মুছলমানক প্ৰকৃত মোমিন বনাই দিয়ে সেয়ে আমি সদায় ইয়াৰ বাবে চেষ্টা কৰা উচিত।

হযুৰ আনোৱাৰ (আইঃ) যে কয় যে, এতিয়া মই হজৰত মছীহ মাওউদ (আঃ) ৰ কেইটামান উক্তি উল্লেখ কৰিবলৈ লৈছো। নেকি কি বস্ত্ৰ আৰু সৰু নেকি এটা আল্লাহ তায়লাৰ সন্তুষ্টিৰ প্ৰাপ্ত বনাই দিয়ে, এই সম্পৰ্কে হজৰত মছীহ মাওউদ (আঃ) যে কৈছে নেকি হ'ল ইছলাম আৰু খোদা তায়লাৰ ফালে উঠি যাবলৈ সোপন স্বৰূপ। কিন্তু মনত ৰাখিবা চয়তানে সকলো মানুহক পথ ভ্ৰষ্ট কৰে আৰু সজ বাটৰ পৰা আতৰাই নিয়ে। উদাহৰণ স্বৰূপে আল্লাহ তায়লা কৈছে

**وَيُطْعِمُونَ الطَّعَامَ عَلَىٰ حُبِّهِ مِسْكِينًا وَيَتِيمًا وَأَسِيرًا** উল্লেখ থাকে যে এয়া জানি থকা; খাদ্য বুলিলে ভাল সোৱাদ যুক্ত খাদ্যকেই বুজায়। খাদ্য নিজৰ সন্মুখত আছে আৰু যদি সেয়া কোনোবাই খোজা তেন্তে সেয়া তাক দি দিয়াটো নেকি কিন্তু সময়ত ৰক্ষা খাদ্য নিজৰ বাবে ৰাখি আগৰ বাহি খাদ্য তেওঁক খাবলৈ দিয়াটো নেকি নহয়। গতিকে এনেকুৱা গভীৰ বিচাৰ বুদ্ধিত মানুহ সোমালেহে প্ৰকৃত নেকি লাভ কৰিব পাৰিব। এনে বিধৰ নেকি কেনেকৈ জনম লয়? একেৱা নেকি আচলতে খোদা তায়লাৰ ওপৰত পূৰ্ণ বিশ্বাস অবিহনে জন্ম নলয়। তেখেত (আঃ) যে কৈছে যে, প্ৰকৃত নেকিৰ বাবে খোদা তায়লাৰ সন্তুত ঈমান ৰখাৰ প্ৰয়োজন আছে। সেই ঈমান এনেকুৱা হ'ব লাগিব যে আল্লাহ তায়লা সকলোতে দৃষ্টি ৰাখোঁতা, আল্লাহ তায়লা সৰ্বজ্ঞ মাজে সময়ে মানুহে লুকুৱাই গোপনে কাম এটা কৰি থাকে আৰু জানে যে কোনোৱেও তাক দেখি থকা নাই সেয়া তাৰ কোনো ভয় নাথাকে আৰু এই ভয় নথকাৰ বাবেই তেওঁ ভুল কাম কৰি গৈ থাকে কিন্তু আল্লাহ তায়লা সেয়া সকলো গম পায় সেই কাৰণে যদি প্ৰকৃত নেকি অৰ্জনৰ আশা আছে তেন্তে আল্লাহ তায়লাৰ ওপৰত ঈমান ৰখা অতি প্ৰয়োজন।

আকৌ তেখেত (আঃ) যে বৰ্ণনা কৰিছে যে, তাকওয়াৰ অৰ্থ হ'ল গোনাহৰ সূক্ষ্ম বাটৰ পৰাও আঁতৰি থকা কিন্তু মনত ৰাখিবা নেকি এয়া নহয়। যেনেকৈ এজনে কয় যে, মই নেক কাৰণ, মই এজনৰ ধনমাল আত্মাসাত কৰা, চুৰি কৰা নাই, অন্যায় বাটেৰে উপাৰ্জন কৰা নাই, এইবোৰ দৰাচলতে নেকি নহয় কাৰণ যদি এজনে এনেবোৰ পাপ কামত লিপ্ত হয় আৰু চুৰি, ডকাইতি কৰে তেন্তে সেই জনে শাস্তি পাব। আচল নেকি হ'ল এয়া যে মানৱ সেৱা কৰা আৰু আল্লাহ তায়লাৰ বাটত

পূৰ্ণ বিশ্বস্ততাৰে আনুগত্য প্ৰদৰ্শন কৰা আৰু তাৰ বাটত প্ৰাণ উচ্চৰ্গা কৰিবলৈ সাজু হৈ যোৱা সেয়ে উল্লেখ আছে

إِنَّ اللَّهَ مَعَ الَّذِينَ اتَّقَوْا وَالَّذِينَ هُمْ مُحْسِنُونَ অৰ্থাৎ আল্লাহ তায়লা সেই সকলৰ লগত আছে যি সকলে গোনাহ পৰিত্যাগ কৰে আৰু লগতে নেকিও অৰ্জন কৰে।

আল্লাহ তায়লাৰ ওচৰত ইচ্ছাম মানে কেৱল বেয়াক পৰিহাৰ কৰাই নহয় বৰং যেতিয়ালৈকে পাপক এৰি পূণ্য কৰিবলৈ লোৱা নহয়, তেতিয়া এই আধ্যাত্মিক জীৱণত জীৱিত থাকিব নোৱাৰে। যদি কেৱল পাপক পৰিত্যাগ কৰি চলে তেন্তে আধ্যাত্মিক জীৱণৰ উন্নতি হ'ব নোৱাৰে বৰং নেকিওকৰিব লাগিব। উল্লেখ কৰে যে নেকি এটা খাদ্য স্বৰূপ, যেনেকৈ কোনো ব্যক্তি এজন খাদ্য অবিহনে জীয়াই থাকিব নোৱাৰে তেনেকৈ নেকি নোহোৱাকৈ একোৱে নহয় আৰু এই অৱস্থাই ঈমানৰ ক্ষেত্ৰত দৃঢ় হলেহে আহৰণ হয়। খোদা তায়লাৰ ওপৰত ঈমানৰ মান কেনেকুৱা হোৱা উচিত সেয়া অৰ্জন হ'ব তেতিয়া মানুহৰ ভিতৰ আৰু বাহিৰ একে হ'ব। তেনেকৈ এয়া বিশ্বাস যে বিষ পান কৰিলে মানুহ মৰিব পাৰে তেন্তে আল্লাহ তায়লাৰ প্ৰতিবিশ্বাস থাকিব লাগিব যে বেয়া কাম কৰিলে আল্লাহ তায়লা দেখা পাব, মোৰ শাস্তি পাব লাগিব।

ঈমান শক্তিশালী হোৱা সম্পৰ্কে তেখেত (আঃ) য়ে কৈছে যে, নিশ্চিত ভাৱে জানিবা যে সকলো ধৰণৰ পৰিত্ৰতা আৰু নেকিৰ মূল উৎস হ'ল খোদা তায়লাৰ ওপৰত ঈমান স্থাপন কৰা। আল্লাহ তায়লাৰ প্ৰতি ঈমান যিমানৈই দুৰ্বল হ'ব সিমানৈই আমল চালেহে দুৰ্বল হৈ পৰিব আৰু অলসতা বাঢ়ি যাব। মানুহে যেতিয়া বিশ্বাস কৰিব যে আল্লাহ তায়লা সকলো শক্তিৰ গৰাকী সৰ্বশ্ৰু আৰু মোক সকলো ঠাইতে লক্ষ্য কৰি আছে তেতিয়া মানুহৰ আমলৰ অ-সাধাৰণ পৰিবৰ্তন সাধন হ'ব। বেয়াৰ সলনি নেকিৰ ফালে বেছিকৈ মনযোগ নিৰদ্ধ হবলৈ আৰম্ভ কৰিব। খোদা তায়লাৰ ওপৰত পূৰ্ণ ঈমান ৰাখোঁতা জনে গোনাহত লিপ্ত হ'ব নোৱাৰে কাৰণ এই ঈমানে তাৰ প্ৰবৃত্তিৰ শক্তি আৰু গোনাহৰ অংগবোৰ কাটি দিয়ে। যেনেকৈ যদি এজনৰ চকু কাটি লোৱা হয় তেন্তে তেওঁ কুদৃষ্টি কেনেকৈ নিষ্ক্ষেপ কৰিব। এনেদৰে যদি হাত কাটি দিয়া হয় তেন্তে হাতেৰে কৰিবলগীয়া গোনাহ এজনে কেনেকৈ কৰিব। ঠিক সেইদৰে যেতিয়া এজন মানুহৰ নফচে মোতমাঈনা জাগ্ৰত অৱস্থাত থাকে তেতিয়া তাক অন্ধ বনাই দিয়ে আৰু তাৰ চকুত গোনাহৰ শক্তি নোহোৱা হৈ যায়, তেওঁ দেখিবলৈ পায় কিন্তু নেদেখে। তাৰ কু-প্ৰবৃত্তিৰ সকলো শক্তি আৰু ভিতৰীয়া অংগবোৰ কাটি দিয়া হয়। যিবোৰ শক্তিৰ দ্বাৰা গোনাহ সংগঠিত হয় তাৰ ওপৰত এটা মৃত্যু অৱতৰণ কৰে আৰু সেয়া মৃতকত পৰিণত হয় আৰু খোদা তায়লাৰ ইচ্ছাৰ অধীন হৈ পৰে, তাৰ অবিহনে এটা খোজ দিব নোৱাৰে।

হৃদয়ৰ আনোৱাৰ (আইঃ) য়ে কয় যে, এয়া হ'ল আমাৰ লক্ষ্যস্থল। এই লক্ষ্যস্থল আমি সন্মুখত ৰাখিব লাগিব। সকলো ধৰণৰ বেয়া নিজৰ মগজুৰ পৰা, চকুৰ পৰা, কাণৰ পৰা, উলিয়াই দিব লাগিব। সম্পূৰ্ণ প্ৰশান্তি লাভৰ বাবে পূৰ্ণ ঈমানৰ প্ৰয়োজন আছে। গতিকে আমাৰ জমাতৰ প্ৰথম ফৰজ হ'ল এয়া যে সকলোৱে আল্লাহ তায়লাৰ ওপৰত সচাঁ ঈমান স্থাপন কৰে। তেখেত (আঃ) য়ে কৈছে যে মানুহৰ বাবে দুটা কথা অতি প্ৰয়োজনীয়, পাপৰ পৰা আঁতৰত থকা আৰু নেকিৰ ফালে দৌৰি যোৱা। আকৌ নেকিৰ দুটা ভাগ আছে এটা হ'ল বেয়াক পৰিত্যাগ কৰা আনটো হ'ল কল্যাণ বৃদ্ধি কৰা। বেয়া পৰিত্যাগ কৰা হ'ল নেকিৰ অংগ আৰু আনটো হ'ল নেকি সম্পাদন কৰা। কেৱল বেয়াৰ পৰা দূৰত থাকিলেই পূৰ্ণতা লাভ নহয় বৰং ঈমানৰ দুৰ্বলতা থাকিয়ে যায় যেতিয়ালৈকে বেলেগৰ মঙ্গলৰ সাধন কৰা নহয়। এনেকুৱা অৱস্থা যেতিয়ালৈকে মানৱ হৃদয়ত উদ্বেক নহয় তেতিয়ালৈকে মানুহে পাপৰ পৰা হাতসাৰিব নোৱাৰে।

আকৌ আল্লাহ তায়লাৰ ওপৰত পূৰ্ণ ঈমানৰ পিছত শাৰিৰীক গোনাহৰ পৰা দূৰত থকাৰ উপায় সম্পৰ্কে বৰ্ণনা কৰোঁতে তেখেত (আঃ) য়ে কৈছে যে গোনাহৰ পৰা ৰক্ষা পাবলৈ বাট তেতিয়াহে অতিক্ৰম কৰা হয় যেতিয়া খোদা তায়লাৰ ওপৰত ঈমান অটুট থাকে আৰু সেই বাটৰ সন্ধান কৰা হয় যি আল্লাহ তায়লাৰ পৰিত্ৰ বান্দা সকলে গ্ৰহন কৰে। খোদা তায়লাৰ কৃত আচৰণৰ পৰা সেই বাটৰ উমান লৱ পাৰি। গোনাহৰ পৰা ৰক্ষা পোৱাৰ প্ৰথম উপায় খোদা তায়লাৰ পৰাক্ৰমী গুণাৱলীৰ আলোকৰ পৰা অৰ্জন হয় কাৰণ তেওঁ হ'ল পাপীৰ শত্ৰু। আনটো উপায় খোদা তায়লাৰ বহমত গুণাৱলীৰ আলোকত লাভ কৰিব পাৰি। যিয়েই নহওঁক যেতিয়ালৈকে আল্লাহ তায়লাৰ ফালৰ পৰা শক্তি লাভ নহয়, যাক ইচ্ছামী শিক্ষা অনুসৰি ৰুখল কুদুচ বুলি কোৱা হয়, একো কাম নহয়। এয়া হ'ল এটা শক্তি, যি খোদা তায়লাৰ পৰা যায়। এয়া অৱতীৰ্ণ হোৱাৰ লগে-লগে হৃদয়ত এটা শান্তি উপলব্ধ হয় আৰু আচৰণত নেকিৰ সৈতে ভালপোৱা আৰু প্ৰেমৰ জন্ম হয়। তাৰ পিছত তেওঁ নেকিৰ

মাজত নিহিত থকা সৌন্দৰ্য দেখিবলৈ আৰম্ভ কৰে আৰু ব্যাকুলতাৰে তাৰ ফালে দৌৰি যায়। গোনাহৰ ধাৰণা কৰিলে তাৰ ৰোহ কপি উঠে, তেতিয়া তেওঁ নৱকিৰণ লাভ কৰে। মানুহ কেৱল ইখিনিতে আনন্দিত হ'ব নালাগে আৰু নিজৰ উন্নতি চৰম সীমা বুলি ভাবিব নেলাগে যে মাজে সময়ে হৃদয়ত কৰুণতাৰ জন্ম হয়। এয়া একোৱে নহয় হঠাৎ নমাজত চকুৰ পানী নিগৰি আহিছে, বিষণ কৰুণতাৰে বিগলিত হৈ হৃদয় কোমল হৈ গৈছে, এয়াই নিজৰ উন্নতিৰ শেষ পৰ্যায় বুলি নাভাবিব কাৰণ এই কৰুণতা অস্থায়ী।

আধ্যাত্মিক উন্নতি তাকেই বুলিব পাৰি যেতিয়া মানুহ পাপৰ পৰা সমূলি আঁতৰি পৰে আৰু আল্লাহ তায়লাৰ সন্তুষ্টিৰ বাবে পৰিপূৰ্ণ ভাৱে নেকি কৰাত লিপ্ত হয়। আকৌ নেকি অৰ্জন কৰা সম্পৰ্কে তেখেত (আঃ) যে কৈছে; প্ৰথমে দুটা শাখা আছিল যেনে বেয়াক পৰিহাৰ কৰা আৰু নেকি অৰ্জন কৰা। এতিয়া তাৰে আৰু দুটা অংশ বৰ্ণনা কৰিছে, এটা হ'ল ফৰজ আনটো হ'ল নফল। ফৰজ অৰ্থাৎ মানুহৰ বাধ্যতামূলক ভাৱে কৰণীয় যেনেকৈ ঋণ পৰিশোধ কৰা। এই ফৰজ মানুহৰ বাদে যিমান বোৰ নেকি আছে সেয়া নফল অৰ্থাৎ এনেকুৱা নেকি যিবোৰ হ'ক আদায়ৰ উপৰিও আৰু আদায় কৰা হয় যেনে দয়াৰ পৰিবৰ্তে দয়া কৰাৰ বাদেও আৰু দয়া কৰা, এয়া হ'ল নফল। দয়াৰ সলনি দয়া, তাতকৈ বেছি, দয়া কৰাটোৱেই নফলত পৰিণত হ'ব। ইয়াৰ দ্বাৰা ফৰজ সমূহে পূৰ্ণতা লাভ কৰে। এই বিষয়ে হাদিছ বৰ্ণনাবলৈ গৈ তেখেত (আঃ) য়ে উল্লেখ কৰে যে, আগলিয়া উল্লাহ সকলৰ দ্বীনি ফৰজ সমূহ নফলৰ জৰিয়তে গৈ পূৰ্ণতা লাভ কৰে। উদাহৰণ স্বৰূপে জাকাতৰ উপৰিও তেওঁলোকে ছদকা দান কৰে। আল্লাহ তায়লা এনেকুৱা সকলৰ বন্ধু হৈ পৰে।

তেখেত (আঃ) য়ে এজন চাহাবৰ বিষয়ে উল্লেখ কৰে যে, তেখেতে বচুলুলাহ (ছাঃ) ক কয় যে, ইয়া বচুলুলাহ মই কাফিৰ অৱস্থাত থকাৰ সময়ত বহুত ছদকা কৰিছো তাৰ ফলাফল মই পামনে? তাৰ উত্তৰত আঁহজৰত (ছাঃ) য়ে কয় যে, সেই ছদকাৰ ফলস্বৰূপেই তুমি ইছলাম লাভ কৰিছা। সেই ছদকাৰ ফলতেই তুমি আজি মুছলমান হ'ব পাৰিছা। তেখেত (আঃ) য়ে আকৌ উল্লেখ কৰিছে যে, পাৰ্থিৱ তৃপ্তি আৰু ভোগ সন্তোষ যিবোৰ জায়েজ (বৈধ) আছে, সেয়া নিৰ্দাৰিত সীমা চেৰাই গৈ নোলোৱাটো নেকিৰ উৎস। যেনে আল্লাহ তায়লা পানাহাৰ হাৰাম কৰা নাই কিন্তু কোনোবাই যদি সেই খোদ বোৱাকেই দিন-ৰাতিৰ কাম বনাই লয় তেন্তে সেয়া ঠিক নহয়। আল্লাহ তায়লা খাদ্য দ্ৰব্যত সোৱাদ বা তৃপ্তি ৰখাৰ কাৰণ হ'ল মানুহে যাতে তাৰ পৰা শক্তি পায় আৰু আল্লাহ প্ৰদত্ত ফৰজ সমূহ পালন কৰিব পাৰে। এবাৰ হজৰত মছিহ মাওউদ (আঃ) ৰ ওপৰত অভিযোগ উত্থাপন কৰা হয় যে হজৰত মছিহ মাওউদ (আঃ) য়ে পোলাও খায়। ইয়াৰ ওপৰত হজৰত খলিফাতুল মছিহ আউৱাল (ৰাঃ) য়ে কৈছে যে মই কোৰ'আন হাদিছ বা কতো পঢ়া নাই যে ভাল খাদ্য খোৱা নবীসকলৰ বাবে জায়েজ নহয়। তেখেত (আঃ) য়েও খায় সেইবুলি কি হ'ল? উক্ত চুলত অনুসৰি আমি চলা উচিত যিবোৰ আঁহজৰত (ছাঃ) আমাৰ আগত দেখুৱাই থৈ গৈছে। তেখেত (ছাঃ) এজন চাহাবক কৈছিল যে মই ভাল খাদ্যও খাওঁ, ভাল কাপোৰও পৰিধান কৰোঁ, মই বিয়া কৰাইছো, মোৰ সন্তানও আছে, মই শুই থাকো, মই উপাসনাও কৰোঁ। গতিকে মোৰ চুলত অনুযায়ী তোমালোকে চলা উচিত।

তেখেত (আঃ) য়ে কৈছে যে আমাৰ শিক্ষা হ'ল এয়া যে সকলোৰে সৈতে নেক আচৰণ কৰা আৰু শাসকৰ আনুগত্য কৰা উচিত কাৰণ তেওঁলোকে নিৰাপত্তা দিয়ে আমাৰ ধনমাল, প্ৰাণ তেওঁলোকৰ জৰিয়তে নিৰাপদ থাকে। আত্মীয়স্বজনৰ সৈতে উত্তম আচৰণ কৰা উচিত কাৰণ আত্মীয় সকলৰ হ'ক (অধিকাৰ) আছে। যিয়েই নহওক ! যি জনে মোভাকী নহয়, আৰু শিৰিক, বিদাতত লিপ্ত আৰু আমাৰ বিৰুদ্ধীতা কৰে, তেওঁলোকৰ পিছত নমাজ পঢ়া উচিত নহয়। কিন্তু সিহঁতৰ লগত ভাল ব্যৱহাৰ কৰা উচিত। সকলোৰে প্ৰতি নেক ধাৰণা পোষণ কৰা প্ৰয়োজন। নেকিৰ বৃত্তিটো কেনেদৰে বিস্তৃত কৰিব লাগিব এই বিষয়ে হজৰত মছিহ মাওউদ (আঃ) য়ে কৈছে যে মনত ৰাখিবা সহানুভূতি বা দয়াৰ সীমা মোৰ ওচৰত বহুত বিস্তাৰিত য'ত কোনো দল বা ব্যক্তিৰ পাৰ্থক্য নাই। মই বৰ্তমানৰ মূৰ্খ সকলৰ দৰে এয়া ক'ব নেবিচাৰো যে তোমালোকে কেৱল মুছলমান সকলৰ বাবে সহানুভূতিশীল হোৱা। মই এয়া ক'ব বিচাৰো যে তোমালোকে খোদা তায়লাৰ সকলো সৃষ্টিৰ সৈতে সহানুভূতিশীল হোৱা, মুঠতে তেওঁ যিয়েই হওক ! হিন্দু হওক বা মুছলমান অথবা অইন কোনোবা জন। মই কেতিয়াও এনেকুৱা লোকৰ কথা পছন্দ নকৰো যি জনে নিজৰ জাতি বা দলৰ মাজত দয়াৰ সীমা নিৰ্দ্ধাৰিত কৰি ৰাখিব বিচাৰে। মই তোমালোকক বাৰে-বাৰে উপদেশ দিওঁ যে তোমালোকে কেতিয়াও দয়াৰ সীমা নিৰ্দ্ধিষ্ট কৰি নলবা আৰু দয়া, সহানুভূতিৰ বাবে

এই শিক্ষা অনুসৰণ কৰা যিটো আল্লাহ তায়লা প্ৰদান কৰিছে। অৰ্থাৎ

إِنَّ اللَّهَ يَأْمُرُ بِالْعَدْلِ وَالْإِحْسَانِ وَإِيتَاءِ ذِي الْقُرْبَىٰ ইয়াৰ অৰ্থ হ'ল প্ৰথমে তুমি নেকি কৰাৰ ক্ষেত্ৰত ন্যায়ৰ প্ৰতি দৃষ্টি ৰাখিবা, যিজনে তোমাৰ সৈতে নেকি কৰে তুমিও তাৰ সৈতে নেকি কৰিবা। আকৌ দ্বিতীয় পৰ্যায় হ'ল এয়া তুমি এজনৰ আচৰণতকৈ ভাল আচৰণ তাৰ সৈতে দেখুৱাবা, এয়া হ'ল অনুগ্ৰহ এই অনুগ্ৰহ বৰ ডাঙৰ নেকি। কিন্তু এই সকলো বোৰতকৈ ডাঙৰ পৰ্যায় এটা আছে যে মানুহে এনেদৰে নেকি কৰিব লাগিব, যিটোৱে নিজৰ ভালপোৱাৰ ৰং ধাৰণ কৰিব, য'ত প্ৰদৰ্শনীয় দয়াৰ বিন্দু মাত্ৰ নাই, যেনেকৈ মাকে সন্তানক লালন পালন কৰে। গতিকে এনে পদ্ধতিৰে নেকি কৰিব লাগিব যে তাক আচল মৰ্যদাৰ স্থানত যেন বহুৱাব পৰা যায় কাৰণ যেতিয়া কোনো বস্তুয়ে উন্নতিৰ চৰম শিখৰত উপনীত হয় তেতিয়াহে পূৰ্ণতা লাভ কৰে। গতিকে নেকি এনেকুৱা হ'ব লাগিব, যাৰ প্ৰতি সদায় মনত পৰিব লাগিব। তেখেত (আঃ) য়ে কৈছে যে, প্ৰকৃত আগ্ৰহৰ সৈতে মানৱ সন্তানলৈ সহানুভূতিশীল হোৱাৰ নাম - **إِيْتَاءِ ذِي الْقُرْبَىٰ** আৰু এই

ক্ৰমধাৰাত খোদা তায়লাৰ ইচ্ছা হ'ল যদি তুমি পূৰ্ণ নেক হ'ব বিচৰা তেন্তে নিজৰ নেকিৰ মান - **إِيْتَاءِ ذِي الْقُرْبَىٰ** লৈ আনিব লাগিব। অৰ্থাৎ যেতিয়ালৈকে কোনো বস্তু উন্নতিৰ চৰম সীমাত গৈ উপনীত নহয় তেতিয়ালৈ সেয়াই সম্পূৰ্ণতাৰ মান অৰ্জন কৰিব নোৱাৰে। উল্লেখ কৰে যে মনত ৰাখিবা খোদা তায়লা নেকি অতিকৈ পছন্দ কৰে আৰু বিচাৰে যে তাৰ সৃষ্টিৰ সৈতে সহানুভূতি প্ৰৰণ হোৱা যাওঁক। যদি আল্লাহ তায়লা গোনাহ পছন্দ কৰিলেহেতেন তেন্তে পাপৰ প্ৰতি নিৰ্দেশ দিলেহেঁতেন কিন্তু আল্লাহ তায়লাৰ মৰ্যদা এই বিষয়ে পৱিত্ৰ “ছোবহান ও তায়লা ছানা”। আল্লাহ তায়লা আমালোকক তাৰ সন্তুষ্টি অৰ্জনৰ্থে নেকি কৰা তৌফিক দান কৰক। আল্লাহ তায়লা **فَاسْتَبِقُوا الْخَيْرَاتِ** যি টাৰ্গেট আমাৰ বাবে নিৰ্ধাৰিত কৰিছে সেয়া আমাক অৰ্জন কৰাৰ তৌফিক দান কৰক।

হুযুৰ আনোৱাৰ (আইঃ) খোতবা জুমাৰ শেষত মকবম হামিদ মকছুদ আতিফ চাহাব (মুৰব্বী ছিলছিল) ইবনে মকবম মহতৰম প্ৰফেছাৰ মাছুদ আহমদ আতিফ চাহাব আৰু মকবম আলী ছৈয়দ মুছা চাহাব (প্ৰাক্তন আমিৰ তানজানিয়া) আৰু মকবমা নুচৰত বেগম ছাদিকা চাহিবা (গৰমুলা বৰকা হ'ল) ৰাবোৱা সকলৰ মৃত্যুৰ সংবাদ দি তেওঁলোকৰ পৱিত্ৰ জীৱণ চৰিত সম্পৰ্কে আলোচনা কৰে। নমাজে জুমাৰ পিছত তেওঁলোকৰ নমাজে জানাজা গায়েব পঢ়াৰ ঘোষণা কৰে। ইন্না লিল্লাহে ওয়া ইন্না ইলায়হি ৰাজিউন। (আমিন)

\*\*\*\*\*

<b>Assamese Khulasa Khutba Jumma Huzoor Anwar 27 October 2017</b>	
<b>BOOK POST (PRINTED MATTER)</b>	
<b>To</b>	----- ----- ----- -----
<b>From: Ahmadiyya Circle Office, Abhayapuri M.G. Road W/N- IV, Bongaigaon Assam 783384. # 7086177737</b>	